



Application No : আবেদন নং :	
Loan Account No : ঋণ একাউন্ট নং :	
Existing Gold Loan, if any বিদ্যমান সোণৰ ঋণ, যদি কোনো	

The Branch Manager

শাখা পৰিচালক

UCO BankBranch

ইউকো বেংক শাখা

Dear Sir,

মৰমৰ চাৰ,

Sub : Demand Loan against gold ornaments/Jewellery /Coins under Retail / Agriculture /MSME Scheme

SUB : সোণৰ অলংকাৰ/গহনা /কইনৰ বিৰুদ্ধে ঋণৰ দাবী খুচুৰা / কৃষি /MSME আঁচনিৰ অধীনত

I /We am/are interested in obtaining **loan facility** with Limit of Rs..... for the following purpose against pledge of Gold Ornaments /Jewellery/Coins.

মই/আমি টকাৰ সীমাৰ সৈতে ঋণ সুবিধা প্ৰাপ্ত কৰিবলৈ আগ্ৰহী..... সোণৰ অলংকাৰ / অলঙ্কাৰ / মুদ্ৰা বন্ধকত থকাৰ বিপৰীতে নিম্নলিখিত উদ্দেশ্যৰ বাবে।

1. Name : _____
নাম : _____
2. Saving /Current account Number : _____
সঞ্চয় /বৰ্তমানৰ একাউন্ট নম্বৰ : _____
3. Address _____
ঠিকনা _____
4. Occupation / Activity : Agriculture /MSME Others
জীৱিকা/কাৰ্যকলাপ: কৃষি/এমএচএমই/অন্যান্য
5. Purpose for which Loan Applied
যি উদ্দেশ্যৰ বাবে ঋণ আবেদন কৰা
6. Details of Loan requirement : as a) type of loan DL/OD b) Tenor Months: :
ঋণৰ প্ৰয়োজনীয়তাৰ বিৱৰণ: ক) ঋণৰ প্ৰকাৰ ডি.এল./ও.ডি. খ) ম্যাদ মাহসমূহ: :

[In case of priority sector advances, necessary documentation to the satisfaction of sanctioning authority be enclosed along with the application]

[প্রাথমিকতা খণ্ডৰ অগ্রগতিৰ ক্ষেত্ৰত, আৱণ্টনকাৰী কৰ্তৃপক্ষৰ সন্তুষ্টিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আবেদনৰ সৈতে সংলগ্ন কৰিব লাগিব]

(i) In case of Agricultural activity

কৃষি কাৰ্যকলাপৰ ক্ষেত্ৰত

Details of Land holding with identification of extant of Land /Location details [for Land based activity / crop cultivation / Allied Activity/ Investment credit :]

বৰ্তমানৰ ভূমি / অৱস্থানৰ বিৱৰণৰ চিনাক্তকৰণৰ সৈতে ভূমিৰ বিৱৰণ [ভূমি আধাৰিত কাৰ্যকলাপ / শস্য খেতি / সম্পৰ্কিত কাৰ্যকলাপ / বিনিয়োগ ঋণৰ বাবে :]

Declaration for Loan upto Rs 2.00 Lakh [PSL- small & Marginal farmers:]

ঋণৰ বাবে ঘোষণা ২.০০ লাখ টকালৈকে [PSL- সৰু আৰু প্ৰান্তীয় কৃষক:]

I/We declare that I/We am/are farmer /agriculture laborer /landless laborer /tenant Tick if, farmer / oral lessee/ sharecropper undertaking agriculture/ allied activities /ancillary Applicable activities solely engaged in agricultural & allied activities

মই/আমি ঘোষণা কৰো যে মই/আমি কৃষক/কৃষি শ্ৰমিক/ভূমিহীন শ্ৰমিক/ভাড়াতীয়া, যদি, কৃষক/মৌখিক পট্টাদাতা/অংশীদাৰ খেতিয়ক, যি কৃষি সম্পৰ্কীয় কাৰ্যকলাপ / আনুষংগিক প্ৰযোজ্য কাৰ্যকলাপ সম্পাদন কৰি আছে কেৱল কৃষি আৰু সম্পৰ্কিত কাৰ্যকলাপত জড়িত

Nature of Activity / Purpose of Loan কাৰ্যকলাপৰ প্ৰকৃতি / ঋণৰ উদ্দেশ্য (Specify in details) (বিতংভাৱে ধাৰ্য্য কৰক)	Land area / Size of unit ভূমি এলেকা / ইউনিটৰ আকাৰ	Estimated Cost (Rs) আনুমানিক খৰচ (RS)	Margin offered by borrower(Rs.) ঋণগ্ৰহণকাৰীৰ দ্বাৰা প্ৰদান কৰা মাৰ্জিন(rs.)	Loan requirement(Rs) প্ৰয়োজনীয়তা(RS)
Farm Credit /Crop-Production ফাৰ্ম ক্ৰেডিট /কৃপ-উৎপাদন				
Allied Activities/ Ancillary Service মিত্ৰ কাৰ্যকলাপ/ আনুষংগিক সেৱা				
Investment Credit /Agri Infra/Others বিনিয়োগ ক্ৰেডিট /agri infra/others				

Total মুঠ	_____	_____	_____	_____
--------------	-------	-------	-------	-------

(ii) In case of MSME /Other priority Sector /Non-priority Sector
MSME /অন্য অগ্রাধিকাৰ খণ্ডৰ ক্ষেত্ৰত /অগ্রণী খণ্ডৰ ক্ষেত্ৰত

Nature of Activity/Purpose of loan ঋণৰ কাৰ্যকলাপ/উদ্দেশ্যৰ প্ৰকৃতি (Specify Details) (বিৱৰণ ধাৰ্য কৰক)	Estimated অনুমানিক Cost (Rs.) খৰচ (টকা)	Margin offered (Rs.) মার্জিন অফাৰ কৰা (Rs.)	Loan requirement (Rs.) ঋণৰ প্ৰয়োজনীয়তা (RS.)
.....			
.....			
Total মুঠ			

For MSME only

কেৱল MSME ৰ বাবে

- a. Udyam Registration Certificate (URC) Number _____
উডিয়াম পঞ্জীয়নৰ প্ৰমাণপত্ৰ (URC) নম্বৰ _____
- b. GST Number, if available _____
GST নম্বৰ, যদি পলন্ধ _____
- c. Investment in Plant and Machinery or Equipment in previous FY Rs.
পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষত কাৰখানা আৰু যন্ত্ৰপাতি অথবা সৰঞ্জামত বিনিয়োগ কৰা
- d. Turnover in previous FY- _____ Rs
আগৰ বিত্তীয় বৰ্ষৰ ৰাজহ- টকা
- e. Location of Unit / Business :
ইউনিট / ব্যৱসায়ৰ অৱস্থান :
- f. Business Activity (Please Tick) Manufacturing Services Trading
ব্যৱসায়িক কাৰ্যকলাপ (অনুগ্রহ কৰি টিক কৰক) উৎপাদন সেৱা ট্ৰেডিং

I/We declare that, i/we am/are doing an Agriculture/ Agriculture-allied activity/Food & Agro Processing / MSME activity and the Gold loan is availed by me /us to meet expenses for above mentioned purpose/s.

মই/আমি ঘোষণা কৰোঁ যে, মই/আমি এটা কৃষি/কৃষি-মিত্ৰ কাৰ্যকলাপ/খাদ্য আৰু এগ্ৰো প্ৰচেছিং / এমএছএমই কাৰ্যকলাপ কৰি আছে আৰু ওপৰত উল্লেখ কৰা উদ্দেশ্য/সমূহৰ খৰচ পূৰণ কৰিবলৈ মই/আমেৰিকা দ্বাৰা সোণৰ ঋণ লাভ কৰা হৈছে।

7. I/We shall pay interest at the rate of per cent per annum above the reference rate i.e., which is at present..... per cent per annum, subject to minimum rate of interest of per cent per annum or at such other rate as may be decided by UCO Bank from time to time as displayed on Notice Board of the Bank and/or notified at its website and/or published in newspaper(s) or in accordance with directives of Reserve Bank of India, issued from time to time with monthly rests for value received.

মই/আমি হাৰত সূত পৰিশোধ কৰিম ৰেফাৰেন্স হাৰতকৈ প্ৰতি বছৰে শতাংশ অধিক অৰ্থাৎ , যিটো বৰ্তমান আছে..... প্ৰতি বছৰে, নিম্নতম সূতৰ হাৰ সাপেক্ষে..... বেঙ্কৰ জাননী বোৰ্ডত প্ৰদৰ্শিত আৰু/বা ইয়াৰ ৱেবছাইটত জাননী দিয়া আৰু/বা বাতৰি কাকতত

প্রকাশিত বা ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনা অনুসৰি সময়ে সময়ে জাৰী কৰা বাৰ্ষিক শতাংশ বা এনে আন নিৰিখত, প্ৰাপ্ত মূল্যৰ বাবে মাহিলী বিশ্ৰামৰ সৈতে সময়ে সময়ে জাৰী কৰা ইউকো বেঙ্কে নিৰ্ধাৰণ কৰিব পৰা আন হাৰত।

8. I/We understand that in case of any deviation/transgression to refund by me/us, I/We shall be liable for the interest at the applicable rate and/or Bank is at liberty to take any action against me/us.

মই/আমি বুজি পাওঁ যে মই/আমেৰিকাৰ দ্বাৰা ধন ঘূৰাই দিয়াৰ কোনো বিচ্যুতি/ট্ৰেন্সগ্ৰেছনৰ ক্ষেত্ৰত, মই/আমি প্ৰযোজ্য হাৰত সুতৰ বাবে দায়বদ্ধ হ'ম আৰু/বা বেংকে মোৰ/আমেৰিকাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ স্বাধীনতাত আছে।

9. I/We do hereby confirm that I/we am/are the true owner(s) of the Gold Ornaments/Jewellery/Gold Coins offered as security for the loan granted to me/us and pledged with the Bank and that no other person(s) has/have any claim against them. We also confirm that no prior lien or charge has been created on the Gold Ornaments/Jewellery/Gold Coins which I/We propose to pledge to the Bank. I/We undertake to indemnify UCO Bank against any losses/damages, costs, claims and expenses whatsoever that UCO Bank may suffer, pay or incur by reason of any claim against UCO Bank on account of having granted the above loan to me/us or any ownership issue or any reason arising out of release of my/our Gold Ornaments/Jewellery/Gold Coins.

মই/আমি ইয়াৰ দ্বাৰা নিশ্চিত কৰোঁ যে মই/আমি/আমি/আমাক প্ৰদান কৰা ঋণৰ বাবে নিৰাপত্তা হিচাপে আগবঢ়োৱা সোণৰ অলংকাৰ/গহনা/সোণৰ মুদ্ৰাৰ প্ৰকৃত মালিক(সকল) আৰু বেংকৰ সৈতে প্ৰতিশ্ৰুতি দিয়া আৰু আন কোনো ব্যক্তি(সকল)ৰ বিৰুদ্ধে কোনো দাবী নাই। আমি এইটোও নিশ্চিত কৰোঁ যে সোণৰ অলংকাৰ/গহনা/সোণৰ মুদ্ৰাৰ ওপৰত কোনো পূৰ্বৰ লিয়েন বা চাৰ্জ সৃষ্টি কৰা হোৱা নাই যিবোৰ মই/আমি বেংকত প্ৰতিশ্ৰুতি দিয়াৰ প্ৰস্তাৱ দিছো। মই/আমি ইউচিঅ' বেংকক কোনো ধৰণৰ লোকচান, খৰচ, দাবী আৰু খৰচৰ বিৰুদ্ধে ক্ষতিপূৰণ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যে ইউচিঅ' বেংকে ভোগ কৰিব পাৰে, পৰিশোধ বা ইউচিঅ' বেংকৰ বিৰুদ্ধে কোনো দাবীৰ কাৰণে বহন কৰিব পাৰে, তাৰ বাবে মই/আমেৰিকাক ওপৰৰ ঋণ প্ৰদান কৰাৰ বাবে বা মোৰ/আমাৰ সোণৰ অলৌকিক/শব্দ/গোল্ড ক'ইনছৰ মুক্তিৰ পৰা উদ্ধাৰ হোৱা যিকোনো কাৰণত উল্লেখ কৰা যিকোনো কাৰণ।

10. I/We declare that I/We shall be personally liable to pay any ultimate balance remaining payable by me/us in any of the said account(s).

মই/আমি ঘোষণা কৰোঁ যে মই/আমি ব্যক্তিগতভাৱে উক্ত যিকোনো একাউণ্ট(সমূহ)ৰ যিকোনো এটা চূড়ান্ত বেলেঞ্চ প্ৰদান কৰিবলগীয়া যিকোনো চূড়ান্ত বেলেঞ্চ পৰিশোধ কৰিবলৈ দায়বদ্ধ হ'ম।

11. In default of any such payment mentioned above, the Bank will be entitled to sell the Gold Ornaments/Jewellery/Gold Coins at the risk of Borrower(s) by public auction after giving due notice of the sale to the borrower(s). In case of deficit, the Bank shall have the right to recover the same from the borrower(s) personally.

ওপৰত উল্লেখ কৰা এনে কোনো ধৰণৰ পেমেণ্টৰ পৰা ডিফল্টভাৱে, বেংকে ঋণগ্ৰহণকাৰী(সকল)ক বিক্ৰীৰ উপযুক্ত জাননী দিয়াৰ পিছত ৰাজহুৱা নিলামৰ দ্বাৰা ঋণগ্ৰহণকাৰী(সকল)ৰ আশংকাত সোণৰ অলংকাৰ/গহনি/সোণৰ মুদ্ৰা বিক্ৰী কৰাৰ অধিকাৰী হ'ব। ঘাটিৰ ক্ষেত্ৰত বেংকে ঋণ লোৱা(সকল)ৰ পৰা ব্যক্তিগতভাৱে একেখিনি উদ্ধাৰ কৰাৰ অধিকাৰ থাকিব।

12. The funds will be utilized for specified purposes only and not for speculative purpose.

পুঁজিসমূহ কেৱল নিৰ্দিষ্ট উদ্দেশ্যৰ বাবেহে ব্যৱহাৰ কৰা হ'ব আৰু জল্পনা-কল্পনাৰ উদ্দেশ্যৰ বাবে নহয়।

13. The Bank shall have lien on the Gold Ornaments/Jewellery/Gold Coins pledged and will be entitled to sell them in respect of any other sum or sums of money which borrower(s) may be liable to pay to the Bank either solely or jointly with other person(s) at any office of the Bank.

বেংকটোৱে সোণৰ অলংকাৰ/গহনা/সোণৰ মুদ্ৰাৰ ওপৰত লিয়েন থাকিব লাগিব আৰু ঋণ লোৱা(সকল)ৰ আন কোনো ধন বা ধনৰ যোগফলৰ সন্দৰ্ভত সেইবোৰ বিক্ৰী কৰাৰ অধিকাৰ থাকিব যিবোৰ বেংকক বেংকৰ যিকোনো কাৰ্যালয়ত কেৱল বা যৌথভাৱে বেংকক দিব পাৰে।

14. A letter sent by ordinary post addressed to the borrower(s) to the address given by me/us the Bank shall be sufficient notice to for all purposes.

ঋণগ্ৰহণকাৰী(সকল)ক মই/আমেৰিকাৰে দিয়া ঠিকনালৈ প্ৰেৰণ কৰা সাধাৰণ পোষ্টে প্ৰেৰণ কৰা এখন পত্ৰ সকলো উদ্দেশ্যৰ বাবে যথেষ্ট জাননী দিব লাগিব।

15. I/We state that I/We have understood the modalities of the loan to be availed by me/us. The rules of the Bank for the time being and those that may be made/modified from time to time relating to the pledge of Gold Ornaments/Jewellery/Gold Coins shall be binding on Borrower(s).

মই/আমি কওঁ যে মই/আমি ঋণৰ মডালিটিবোৰ বুজি পাইছোঁ যে মই/আমেৰিকাৰ লাভ কৰা হৈছে। সোণৰ অলংকাৰ/গহনা/সোণৰ মুদ্ৰাৰ প্ৰতিজ্ঞাৰ সৈতে জড়িত সময়ে সময়ে কৰা/মনোবৃদ্ধি কৰিব পৰা নিয়মসমূহ বেংকৰ নিয়মসমূহ ঋণগ্ৰহণকাৰী(সকল)ৰ বাবে বাধ্যতামূলক হ'ব।

16. Bank may take appropriate safeguards/action for recovery of Bank's dues including publication of borrower's name in Bank website/submission to RBI/Credit Bureau(s).

বেংকৰ প্ৰাপ্য পৰিমাণ পুনৰুদ্ধাৰৰ বাবে বেংকে উপযুক্ত সুৰক্ষা/পদক্ষেপ ল'ব পাৰে যাৰ ভিতৰত আছে বেংকৰ ৱেবছাইটত ঋণ লওঁতাৰ নাম প্ৰকাশ কৰা/ভাৰতীয় ৰিজাৰ্ভ বেংক/ক্রেডিট ব্যুৰোৰ ওচৰত দাখিল কৰা।

17. Certified that the particulars furnished by me/us in this application are true and correct to the best of my/our Knowledge and belief and that nothing remains undisclosed which may jeopardise the interest of the Bank in future.

এই আবেদনত ME/US দ্বাৰা প্ৰদান কৰা বিশেষত্বসমূহ সত্য আৰু মোৰ জ্ঞান আৰু বিশ্বাসৰ সৰ্বোত্তম আৰু শুদ্ধ বুলি প্ৰমাণিত কৰা হৈছে আৰু ভৱিষ্যতে বেংকৰ স্বার্থ বিপন্ন কৰিব পৰা একোৱেই অপ্ৰকাশিত হৈ থকা নাই।

18. I/We , Borrower (s)/Pledgor (s) authorizes the Bank to re-open the sealed packets for the purpose of inspection and audit by experts at any point of time if required, at Bank's sole discretion and to place the items back into the same packet or new

packet and that the Borrower (s)/Pledgor (s) hereby consents to the same and accepts, agrees and undertakes not to raise any disputes as regards the same.

মই/আমি, ঋণ লগুঁতা/প্ৰতিশ্ৰুতিকাৰীয়ে বেঙ্কক যিকোনো সময়তে বিশেষজ্ঞৰ দ্বাৰা পৰিদৰ্শন আৰু অডিট কৰাৰ উদ্দেশ্যে, বেঙ্কৰ একমাত্ৰ সিদ্ধান্তত, চীল কৰা পেকেটবোৰ পুনৰ খুলিবলৈ আৰু সামগ্ৰীবোৰ একেটা পেকেট বা নতুন পেকেটত পুনৰ ৰখাৰ কৰ্তৃত্ব প্ৰদান কৰে আৰু ঋণ লগুঁতা/প্ৰতিশ্ৰুতিকাৰী(সকলে)য়ে ইয়াৰ দ্বাৰা ইয়াৰ বাবে সন্মতি দিছে আৰু স্বীকাৰ কৰিছে, এই সন্দৰ্ভত কোনো বিবাদ উত্থাপন নকৰিবলৈ সন্মত আৰু প্ৰতিশ্ৰুতি দিয়ে।

19. I undertake to maintain necessary margin /Loan to Value(LTV stipulation) at all times during the tenure of credit. If value of gold is not sufficient to cover the outstanding amount at any point of time, sufficient amount will deposit to maintain LTV ratio.

মই ঋণৰ কাৰ্যকালৰ সময়ত সকলো সময়তে প্ৰয়োজনীয় মাৰ্জিন /লোন মূল্য(LTV stipulation) বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যদি যিকোনো সময়ত বাকী থকা ধনৰাশি সামৰি ল'বলৈ সোণৰ মূল্য যথেষ্ট নহয়, তেন্তে এলটিভি অনুপাত বজাই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন জমা হ'ব।

Place :

Applicant's Signature

স্থান :

আবেদনকাৰীৰ স্বাক্ষৰ

Date :

Applicant's Name

তাৰিখ :

আবেদনকাৰীৰ নাম